

চতৃ^৩ অধ্যায়

চতুর্থ অধ্যায়

বাক্যাত্তিক বিশ্লেষণ

৪.১ বাক্যাত্তি

‘বাক্যাত্তি’ শব্দটো ইংরাজী Syntax শব্দৰ অসমীয়া প্রতিশব্দ।^১ বাক্যাত্তিত কোনো এটা ভাষাত ব্যৱহাৰ হোৱা বাক্যৰ গঠন প্ৰণালী সম্পর্কে বিশ্লেষণ কৰা হয়। বাক্যৰ গঠন প্ৰণালী সম্পর্কে আলোচনাৰ পূৰ্বে বাক্যৰ বিষয়ে চমু আলোচনাৰ প্ৰচেষ্টা কৰা হ'ল।

সংস্কৃত ‘বাক্’ শব্দৰ পৰাই অসমীয়া ‘বাক্য’ শব্দটো আহৰণ কৰা হৈছে। ‘বাক্’ শব্দৰ অৰ্থই মুখৰ কথাকে বুজায়। কথা কওঁতে মানুহৰ মুখেৰে কিছুমান ধৰনিময় সংকেতৰ সৃষ্টি হয়। এই ধৰনিময় সংকেতৰ ফলস্বৰূপে কিছুমান অৰ্থপূৰ্ণ শব্দ বা পদৰ সৃষ্টি হয়। এনে দুই বা ততোধিক অৰ্থবহু শব্দ বা পদৰ সমষ্টিকে বাক্য বুলিব পাৰি। বাক্যৰ ঘোগেৰে প্ৰতিজন মানুহে নিজৰ ইচ্ছানুসৰি একোটা মনোভাৱ সম্পূৰ্ণ ভাৱে প্ৰকাশ কৰিব পাৰে। সেয়ে বাক্যই প্ৰকৃত অৰ্থত ভাষা। কোনো এটা ভাষাৰ বাক্য গঠনৰ ক্ষেত্ৰত কিছুমান শব্দ বা পদকহে নিৰ্বাচন কৰি লোৱা হয়। এনে নিৰ্বাচিত শব্দ সমূহৰ মাজত পাৰস্পৰিক সম্পর্ক স্থাপন কৰি সেইবোৰক একক ৰূপত গঢ়ি তোলা ৰীতি প্ৰত্যেক ভাষাৰে থকাৰ দৰে মায়তৰি ভাষাৰো আছে।

যেনে - বিজু কাওছা পৰায়তা (বিজু কিতাপ পঢ়িছে), হিমা নেন তাকেতা (হিমা কাপোৰ বৈছে), তে ৰাঁ ফাদংছে নেমামুং (আজি বৰষুণ দিয়া হ'লে ভাল আছিল), নাঞ্জি ছঙ্গিনি আতা মুং? (তোমাৰ গাঁৱখনৰ কি নাম?) ইত্যাদি।

এই বাক্যবোৰৰ প্ৰত্যেকেই একো একোটা পূৰ্ণ ভাৱ প্ৰকাশ কৰিছে। বাক্য হ'ল ভাৱ প্ৰকাশৰ ৰীতি অৰ্থাৎ ভাৱ প্ৰকাশৰ প্ৰধান ৰীতিয়ে হ'ল বাক্য। গভীৰ ভাৱ প্ৰকাশ কৰিব পৰা চুটি বাক্য লিখনৰ এক প্ৰধান বৈশিষ্ট। অৱশ্যে ভাৱ অনুসৰি বাক্য চুটি বা দীঘল হ'ব পাৰে। গতিকে বাক্যই কেতিয়া কোন মুহূৰ্তত চুটি বা দীঘল হ'ব, ইয়াৰ নীতি কেনে হ'ব, বাক্যত ব্যৱহাৰত পদৰ স্থান কেনেকুৱা হ'ব ইত্যাদি বাক্য সম্পৰ্কীয় সকলোৰোৰ বিষয় য'ত বিচাৰ বিশ্লেষণ কৰা হয় তাকেই বাক্যাত্তি বুলি ক'ব পাৰি।

অন্যান্য ভাষাৰ দৰে মায়তৰি ভাষাৰ বাক্যবোৰকো দুটা ভাগত ভাগ কৰিব পাৰি।

যেনে -

(ক) কথিত বাক্য। আৰু

(খ) লিখিত বাক্য।

কথিত বাক্যবোৰক সাধাৰণতে চুটিকৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে লিখিত বাক্যবোৰ দিঘলীয়াকৈ সজাই পৰাই লিপিবদ্ধ কৰা হয়।

মায়তৰি ভাষাৰ বাক্যৰ গঠন প্ৰণালী বিভিন্ন ধৰণৰ হ'ব পাৰে। পোন প্ৰথমে এইবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। সেই দুটা ভাগ হ'ল -

(ক) ক্ৰিয়াহীন বাক্য আৰু (খ) ক্ৰিয়াযুক্ত বাক্য।

তলত মায়তৰি ভাষাৰ ক্ৰিয়াহীন বাক্য আৰু ক্ৰিয়াযুক্ত বাক্য কিছুমানৰ উদাহৰণ দাঙি ধৰা হ'ল।

৪.২ ক্ৰিয়াহীনবাক্য :

ইকায় তামৰং (এইখন নদী), ইকায়বে মাছু (এইটো গৰ), ই বিজান ছং (এইবোৰ গাঁও), ই বিজান পাৰ (এইবোৰ ফুল), উকায় হাচু (সেইখন পাহাৰ)।

এইবোৰ বাক্যত বিশেষ পদৰ আগত নিশ্চয় বাচক সৰ্বনাম পদবোৰ বহিছে, সেয়ে এই বাক্যই সম্পূর্ণ ভাৱে একোটা মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছে।

এইবোৰৰ উপৰিও মায়তৰি ভাষাত বিশেষ পদৰ আগত যথাক্ৰমে সৰ্বনাম, বিশেষণ; সৰ্বনামৰ আগত বিশেষ্য; সংখ্যাবাচক পদৰ আগত বিশেষ পদবোৰ বহি মনৰ ভাৱ সম্পূর্ণ ভাৱে প্ৰকাশ কৰিব পৰা একাংশ বাক্য মায়তৰি ভাষাত আছে আৰু সেই বাক্যবোৰৰ কিছু উদাহৰণ তলত দিয়া হ'ল। যেনে -

ইকায়/একায় ওনি তাকছাল/গাঞ্জি (এইখন তেওঁৰ তাতশাল)।

একায়বে ওনি হাদাম (এইটো তেওঁৰ মাটি)।

ওৰং চিঞ্জি লিগা (সিহঁত আমাৰ বন্ধু)।

ইকায়বে নেমা (এইবোৰ ভাল)।

ইকায়বিজান নেমচা (এইবোৰ বেয়া)

এ মেখো থাক (এওঁ চোৰ)।
 ইকায় নেমকায় ছং (এইখন ভাল গাঁও)।
 ইকায়বে নেমকায় গাৰি (এইটো ভাল গাড়ী)।
 এৰং চুঙ্কায় কায় (এওঁলোক ডাঙৰ মানুহ)।
 ইকায় ওনি নেমকায় গাঞ্জি (এইখন তেওঁৰ ভাল তাতশাল)।
 ইকায়বে ওনি নেমকায় হাদাম (এইটো তেওঁৰ ভাল মাটি)।
 ওৰং চিঞ্জি নেমকায় লিগা (সিহঁত আমাৰ ভাল বন্ধু)।
 নাঞ্জি ছং বিছি (তোমাৰ গাঁও ক'ত)?
 নাঞ্জি বাৰায় আতো (তোমাৰ গোত্ৰ কি)?
 নাঞ্জি জাত আতো (তোমাৰ জাতি কি)?
 উনি/ওনি ছং নেমা (তেওঁৰ গাঁও ভাল)।
 ইকায় মিচাবে নেমা। (এই ছোৱালীজনী ভাল)।
 ব্ৰহ্মপুত্ৰ গছা থুকায় তাত্ৰং। (ব্ৰহ্মপুত্ৰ এখন বহল নদী)।
 দিছপুৰ অসমনি ৰাজধানী (দিছপুৰ অসমৰ ৰাজধানী)।

৪.৩ ক্ৰিয়াযুক্ত বাক্য :

আং ছাতা (মই খাওঁ)।
 নাং ছা (তুমি খোৱা)।
 ও ছাতা (সি খায়)।
 আং বামচি ছাতা (মই পিঠা খাওঁ)।
 আং নেন তাকা (মই কাপোৰ বনাওঁ)।
 ও পৰায়দামনা ৰেঙা (সি পঢ়াশালীলৈ যায়)।
 আং তুংকায় বামচি ছাতা (মই গৰম পিঠা খাওঁ)।
 আং নেমকায় নেন তাকা (মই ভাল কাপোৰ বনাওঁ)।
 ও নেমকাক ক্ৰোমচি লিখিয়া (সি ভাল কবিতা লিখে)।

আং ওনছক নেমছুৰাঙ্গি চায় চায়ৰংচা (মই বৰ ভালদৰে গান নাগাওঁ)।
ও নিমিন নেমকায় নাটক খাবা (সি বৰ ভাল নাটক/অভিনয় কৰে)।
আং গছা নেমকায় ছিনমা চিজো (মই এখন ভাল চিনেমা ছাইছো)।
ও নেমছুমাৰি লিখিনো। (তেওঁ ভালদৰে লিখিব)।
ও গাফুং তাকঙ্গা বিবানো (তেওঁ কাইলৈ বনাব আহিব)।
বানু, বনু আৰো তনু ৰেঞ্জো (বানু, বানু আৰু তনু যাব)।
ৰীণা আৰো মিনা ৰেং (ৰীণা আৰু মিনা যাবা)।
ৰাংছাং দুগজো (বেলি ডুবিল/মাৰ গ'ল)।
ৰাং কিজো (বৰষুণ পৰিল)।
ভানু মায় ৰুমা (ভানু ভাত বান্ধে)।
বিনা নেমকায় ক্ৰীমচি লিখিয়া / ছুৱা (বিনা ভাল কবিতা লিখে)।
বিনা নিমিন নেমকায় ক্ৰীমচি লিখিয়া/ ছুৱা (বিনা বৰ ভাল কবিতা লিখে)।
বানু নেমছুমাৰি ৰুমা (বানু ভালদৰে বান্ধে)।
ৰেং/নু/ছা (যোৱা/বহা/খোৱা)
গাফুং বিবা (কাইলৈ আহিবা)।
চাওছা ছাকছা ৰাণী তোৱামুং (এসময়ত এজনী ৰাণী আছিল)
চাওছা লক্ষ্মীবাই মুঙ্গি ছাকছা ৰাণী তোৱামুং (এসময়ত লক্ষ্মীবাই নামৰ এজনী ৰাণী
আছিল)।
তেবে গোৱালপাৰায় তোৱা (এতিয়া গোৱালপাৰাত থাকোঁ)।
তিকাংবে নগাওদিগি তোংবামুং (আগতে নগাওঁত আছিলো।)
এই বাক্যবোৰত যথাক্রমে সৰ্বনামপদৰ লগত ক্ৰিয়া; সৰ্বনামৰ লগত বিশেষ্য, ক্ৰিয়া;
ক্ৰিয়াৰ আগত বিশেষ্য, বিশেষণ, ক্ৰিয়া আৰু সৰ্বনাম; সৰ্বনামৰ লগত সংখ্যাবচক, বিশেষ্য
আৰু ক্ৰিয়া সৰ্বনামৰ লগত সৰ্বনাম, অব্যয়, সৰ্বনাম আৰু ক্ৰিয়া; সৰ্বনামপদৰ লগত অব্যয়,
সৰ্বনাম আৰু ক্ৰিয়া; বিশেষ্যৰ লগত ক্ৰিয়া; বিশেষ্যৰ লগত বিশেষণ আৰু ক্ৰিয়া; ক্ৰিয়াৰ

আগত বিশেষ্য, বিশেষণ আৰু বিশেষ্য পদ ইত্যাদি পদ সংযুক্ত হৈ একোটা সম্পূর্ণ মনোভাব প্ৰকাশ কৰিব পৰা চুটি আৰু দিঘলীয়া বাক্য গঠিত হোৱা দেখা যায়।

পদক বাক্য গঠনৰ প্ৰধান সামগ্ৰী বুলি ক'ব পাৰি। পদসমূহক যেনে তেনে লগ লগাই বাক্য গঠন কৰিব নোৱাৰি। বাক্য হ'লৈ হ'লৈ পদবোৰক শৃংখালাবন্ধভাৱে অৰ্থপূৰ্ণ কৰি ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ পদবোৰেৰে বাক্যৰ আকাঙ্ক্ষা পূৰ্ণ হ'লৈ, বাক্যত পদবোৰৰ প্ৰয়োগৰ যোগ্যতা থাকিলে আৰু পদৰ লগত পদৰ আসন্তি সুস্পষ্ট হ'লেহে বাক্য হিচাপে গঠিত হ'ব পাৰে।

পদৰ আকাঙ্ক্ষা মানে ইচ্ছা বা হেপাহ বা আগ্রহ। বাক্য গঠনত এই আকাঙ্ক্ষাই বাক্যৰ পূৰ্ণতা লাভৰ ইচ্ছাকে বুজোৱা হয়। বাক্যৰ পূৰ্ণতাৰ কথা জানিবলৈ হ'লৈ কথা কোৱাৰ সুৰ লহৰৰ অভিজ্ঞতা থকাটো নিতান্তই গুৰুত্বপূৰ্ণ।

৪.৪ সুৰ-লহৰ :

সুৰ-লহৰ বাক্যৰ এক এৰাব নোৱাৰা অংগ। ইয়াৰ অবিহনে বাক্য সম্পূর্ণৰূপে উচ্চাৰণ হ'ব নোৱাৰে। কথা কওঁতে সুৰ লহৰে ওতোঃপ্ৰতো ভাৱে জড়িত হৈ থাকে। এনে সুৰ-লহৰ অনুসৰিয়ে বাক্যৰ সুকীয়া সুকীয়া অৰ্থ প্ৰকাশ হোৱা দেখা যায়। সেয়েহে ইয়াক অৰ্থাৎ সুৰ লহৰক কথা কোৱাৰ লয় বুলিও ক'ব পাৰি। এনেধৰণৰ কথা কোৱাৰ লয়ে বাক্যৰ সমাপ্ত ক'ত ঘটিছে, বাক্যই সাধাৰণ বিবৃতি নে অনুজ্ঞা নে আদেশ বুজাইছে ইত্যাদি কথাবোৰৰ স্পষ্টতা নিৰ্ণয় কৰিব পাৰে। এইবোৰৰ উপৰিও সুৰ-লহৰৰ যোগেদিয়েই শ্ৰোতাই কোনো বাক্যৰ শ্ৰণৰ আকাঙ্ক্ষা সম্পূর্ণ ভাৱে লাভ কৰিব পাৰে।

কথা কোৱা বা লিখাৰ সময়ত বাক্যত কেনেদৰে লয় সংযুক্ত কৰা হয় তাক কথা একোটা শুনাৰ ফলতে ভালদৰে বুজিব পাৰি। সুৰ-লহৰ বুজাৰলৈ প্ৰত্যেক ভাষাতে কিছুমান যতি চিহ্নৰ ব্যৱহাৰ কৰা হয়। সেই যতি চিহ্নৰোৰ মায়তবি ভাষাতো সমানে প্ৰয়োগ কৰা হয়। মায়তবি ভাষাত ব্যৱহাৰ হোৱা যতি চিহ্নৰোৰ হ'ল -

দাৰি (।)

ভাৱবোধক (!)

প্রশ্নবোধক (?)

কমা (,)

ছেমিকোলন (;)

ডেছ (-)

এইবোৰৰ উপৰিও এনে কিছুমান যতিচিহ্ন আছে যিবোৰ বাক্যৰ মাজত খন্তেকীয়া
বিৰামৰ ইঙ্গিত দিয়ে য'ত অপূর্ণ বাক্যৰ যতি বুলিব পাৰি। বাক্যত ব্যৱহাৰ হোৱা যতি চিহ্নবোৰে
কথাৰ লালিত্য প্ৰদান কৰাৰ উপৰিও এইবোৰৰ প্ৰয়োগত সৃষ্টি হোৱা সুৰ-লহৰে বাক্যত প্ৰাণৰ
সংগ্ৰামৰ ঘটায়।

মায়তৰি ভাষাত এনে সুৰ-লহৰ অনুসৰি এটা বাক্যৰে ভিন্ন অৰ্থ প্ৰকাশ কৰা অসংখ্য
বাক্য পোৱা যায়। তাৰে কিছুমান উদাহৰণ তলত দিয়া হ'ল। যেনে -

নাং ৰেঙ্গো।

(তুমি যাবা)

নাং ৰেঙ্গো?

(তুমি যাবা?)

নাং ৰেঙ্গো!

(তুমি যাবা)!

এই বাক্য তিনিটাত প্ৰত্যেকেই সুৰ-লহৰ অনুসৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে।
ইয়াৰে প্ৰথম বাক্যটোত আজ্ঞা, দ্বিতীয় বাক্যটোত প্ৰশ্ন আৰু তৃতীয় বাক্যটোত আশচৰ্য বা
বিষ্ময়ৰ ভাৱ প্ৰকাশ হৈছে। ঠিক তেনেদৰে -

আমে তেবে গুৰিনো (মই এতিয়া শুম)।

এইটো এটা দাৰি চিহ্নৰে অন্ত পৰা পূৰ্ণ বাক্য। ইয়াৰ সুৰ-লহৰৰ যোগেদি আমি
বুজিবলৈ সক্ষম হৈছো যে, এই তিনিটা পদৰে নিৰ্মিত বাক্যটো সম্পূৰ্ণ হৈছে। আকৌ যদি
এই বাক্যটোকে সুৰ সলনি কৰি কোৱা হয়, তেন্তে এনেদৰে ব্যৱহাৰ হ'ব -

আমে তেবে গুৰিনো ...

(মই এতিয়া শুম ...)

এই বাক্যটো সম্পূর্ণ হৈ উঠা নাই। কাৰণ ইয়াত সুৰ-লহৰ যুক্ত বাক্যৰ সমাপ্তি ঘটা নাই। ইয়াত বক্তাই যি ক'ব বিছাৰিছে তাক সম্পূর্ণ বা স্পষ্টভাৱে ক'ব পৰা নাই; নাইবা কথাখনি ক'ব খুজিও হয়তো মনত পেলাৰ পৰা নাই কাৰণে অকণমান সময় বৈছেগৈ বা ব'ব লগা হৈছে। বক্তাজনৰ কথা কোৱা শেষ হোৱা নাই বাবে শ্ৰোতাৰো শুনাৰ যিটো আকাঙ্ক্ষা সেয়া পূৰ্ণ হোৱা নাই। গতিকে এই কথাটোকে যদি তলত উল্লেখ কৰাৰ ধৰণে কোৱা হয় তেন্তে এনেদৰে হ'ব :

আমে তেবে গুৰিনো ইনে ভাবিতা।

(মই এতিয়া শুম বুলি ভাৰিছো।)

বাক্যটোৱে এতিয়া বক্তাৰ ক'ব লগা কথা শেষ হোৱা বুজাইছে আৰু তাৰ লগতে শ্ৰোতাৰ শ্ৰবণৰ আকাঙ্ক্ষাত পূৰ্ণ কৰিছে। কেতিয়াবা বিশিষ্ট সৰ লহৰ সংযোগ কৰি একোটা পদেৰেও পৎ বাক্য গঠিত হয়। যেনে —

ইকায় চাঞ্চি ছাত (এইটো কাৰ ছাতি

এই বাক্যটো এটা প্ৰশ়াৰোধক বাক্য। বাক্যটোৰ উন্নৰ হিচাপে যদি কোৱা হয় এনেদৰে হ'ব যেনে-

আঙ্গি। (মোৰ

মায়তৰি ভাষাত এনে এটা পদৰ দ্বাৰা সংগঠিত একোটা সম্পূর্ণ বাক্যৰ প্ৰয়ে
পৰিমানে পোৱা যায়। যেনে

নাঙি আতা মৎ? (তোমাৰ নাম

মামনি (মামনি)।

নাং বিছিনা ৰেঞ্জে? (তমি কলৈ যা

গুৱাহাটীনা (গুৱাহাটীলৈ।

এই বাক্যকেইটাই কেৱল মাত্ৰ এটা পদৰ দ্বাৰাই সম্পূর্ণ হৈছে। আৰু ?
শ্ৰোতাৰো আকাঙ্ক্ষা পৰ্ণ হৈ

ইয়ারোপৰি দেখা যায় যে কেতিয়াবা একাধিক সমাপিকা ক্ৰিয়া
সমষ্টিও মাত্ৰ এটা বাক্যৰ অন্তৰ্ভুক্ত হ'ব । ২ যেনে -

নাং ভিয়াবায় তঙ্গতা না তংচানতা আং ফামানচা বানাছে বাৰাং বাৰাং
(তমি বিয়াত আছিলানে নাই মই নাজানো কাৰণেহে বাৰে বাৰে

এই বাক্যটোত কেইবাটাও স্বতন্ত্র পৰ্ণ বাক্য গঠনৰ যোগ্যতা আছে। যেনে
ভিয়াবায় তঙ্গতা ন

(তমি বিয়াত আছিলা কে

নাং ভিয়াবায় তঙ্গতা না তংচানাতা। (তমি বিয়াত আছিলা)

নাং ভিয়াবায় তঙ্গত

(তমি বিয়াত আছিলা)

নাং ভিয়াবায় তঙ্গ !

(তমি বিয়াত আছি !)

আং ফামানচা

(মই নাজানো)

আং ফামানচা বানায়ে

(মই নাজানো কাৰণেতে

বাৰাং বাৰাং ছিঁড়েত

(বাৰে বাৰে সধিছোঁ

এনেবোৰ বাক্য প্রতোকেই একোটা পৰ্ণ বাক্য, কাৰণ ইয়াত সকীয়া সৰ-লহৰৰ প্রতে
ঘটিছে। কিন্তু এনে বাক্যবোৰত বিশিষ্ট সৰ-লহৰ প্ৰয়োগ ঘটি একেলগে এটা পৰ্ণ দৰ্দ
বাক্যলৈ ৰূপান্তৰ ঘটিছে আৰু তাৰ ফলতেই শ্ৰোতাৰ শুনাৰ আকাঙ্ক্ষা পৰ্ণ হৈছে।

আং মাছ খায় তাপপান - হাতিনা বেঙ্গে হাত খাবে বিবায়ছে মায
গৰু বান্ধি সোনকালে বজাৰলৈ গৈ বজাৰ কৰি আহিহে ভা

এইটো এটা অতি দীঘলীয়া বাক্য। ইয়াত কোনো সংযোজক বা বিয়োজক প্ৰয়োগ হোৱা নাই যদিও খায় (বান্ধি), বেঙ্গে (গৈ), খাবে (কৰি), বিবায়ছে (আহিহে) ইত অসমাপিকা ক্ৰিয়াৰ সংযোগ ঘটি বাক্যটো দীঘলীয়া হৈছে। গতিকে শ্ৰোতাৰ আকাঙ্ক্ষা পৰাবে কেতিয়াবা এনে দীঘলীয়া বাক্যৰ ব্যৱহাৰ কৰ

৪.৫ পদৰ যোগ্যতা

পদৰ যোগ্যতা পদ সংগতি আৰু পদ সংহতিৰ এটা গুৰুত্বপূৰ্ণ বিষয়। বাক্য যোগ্যতা অনসৰিহে পদৰ চয়ন আৰু উপস্থাপন কৰা হয়। পদৰ যোগ্যতা বিশে কথাৰ ওপৰতে নিৰ্ভৰশীল হ

সেই কথা দটা হ'ল

ক) পদৰ অৰ্থ অ

খ) পদৰ ৰূপ বা গৰ্হ

৪.৫.১ অৰ্থগত যোগ্যতা

অৰ্থগত যোগ্যতা মানে বাক্যত ব্যৱহাৰ হোৱা পদৰ অৰ্থৰ মিল থকাকে বা থকাকে বজায়। যেনে

চিং / কাকায় কচেম তেকা বোবা

আৰো মকেন তেকা চি:

(আমি মখেৰে কথা কওঁ আৰু চকৰে চাওঁ বা দেখা

এই বাক্যত পদৰ অৰ্থগত যোগ্যতা আছে কাৰণ ইয়াত পদৰ অৰ্থৰ সংগতি বা মিল ঘটিছে। কিন্তু এই বাক্যটোকে যদি এনেদৰে কোৱা :

কাকায় / চিং মকেন তেকা বোব

আৰো কচেম তেকা নকা বা ৰ

(আমি চকৰে কথা কওঁ আৰু মখেৰে চাওঁ বা দেখ

তেন্তে দেখা গ'ল যে পদৰ অৰ্থৰ বিসংগতিৰ বাবে বাক্যটো ভ

৪.৫.২ ৰূপগত যোগ্যতা

বাক্য গঠনৰ আন এটা গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ৰূপগত যোগ্যতা। ইয়াৰ ত বাক্যটো দেখাত শুন্দ যেন লাগিলেও প্ৰকততে অৰ্থহীন আৰু ভল হৈ পৰে। ৰূপক দটা ভাগত ভাগ কৰা হৈছে। যে

ক) ৰূপকাত্তুক যোগ্যতা আঁ

খ) সাধনগত যোগ্যতা

পদৰ লগত পদৰ সংগতি স্থাপনৰ গুণকে পদৰ যোগ্যতা বলি
যেনে —

আঁ দিল্লীনা ৰেঙে (মই দিল্লীলৈ যাওঁ

আঁ স্কলনা ৰেঙে (মই স্কললৈ যাম

আঁ নোকিনা ৰেঙে (মই ঘৰলৈ যাওঁ

এইবোৰ বাক্যত ৰূপগত যোগ্যতা থকাৰ বাবে শুন্দকৈ ব্যৱহাৰ হৈছে। বা
যদি ৰূপগত যোগ্যতা নোহোৱাকৈ ব্যৱহাৰ হয় তেন্তে এনেদৰে ভলকৈ ব্যৱহাৰ হঁ

আঁ দিল্লী ৰেঙে। (মই দিল্লী য

আঁ স্কল ৰেঙে। (মই স্কল য

আঁ নোকি ৰেঙে। (মই ঘৰ য

৪.৫.৩ সাধনগত যোগ্যতা শব্দ সাধনৰ ক্ষেত্ৰত ভল হোৱাৰ ফলতো পদৰ :
যোগ্যতা নোহোৱা হয়। মায়তিৰি ভাষাতো লিংগ আৰু বচনৰ প্রত্যয়ৰোৰ শব্দ সাধনৰ প্ৰসেয়ে এইবোৰ প্রত্যয়ৰ প্ৰয়োগত ভল হ'লৈ শব্দৰ সাধন ভল হয়। তেতিয়া
পৰা পোৱা পদো ভল : ^৩ যেনে

শুন্দ

অশুন্দ

ইকায় মিচাকায়বে লাৰ্টি

ইকায় মিচাকায়বে লাৰ্ট

(এই ছোৱালীজনী মিছলীয়ানী

(এই ছোৱালীজনী মিছলীয়া

মিচাকায়বে জাৰী

মিচাকায়বে জাৰা(ছোৱালীজনী

(ছোৱালীজনী বলিয়ানী

(ছোৱালীজনী বলিয়া)

৪.৫.৪ পদৰ আসন্তি

পদৰ আসন্তি শব্দৰ অৰ্থ হৈছে ওচৰা-ওচৰিকৈ বহা বা একেলগে লগ লা
অৰ্থগত আৰু ৰূপগত যোগ্যতা থকা পদবোৰ বাক্যত যথোপযন্ত্ৰ ক্ৰমত যথাসন্তৱ
ওচৰিকৈ সজোৱাকে আসন্তি ৰোঁ^৪

বাক্যত পদৰ আসন্তি নিৰ্ণয় কৰিলে তলত দিয়া কথাবোৰৰ সম্পর্কে এটা স্পষ্ট
পাৰ পাৰি। যেনে :

- ক) পদৰ লগত পদৰ সংগতি আৰু গা
- খ) সমস্তপদ আৰু খণ্ডবাক্যৰ গঠ
- গ) গৰ্ভবাক্যৰ গঠন আৰু অৱস্থা
- ঘ) বাক্যৰ অৰ্থৰ স্পষ্টত

সহজভাৱে ক'ব পাৰি যে আসন্তি নিৰ্ণয়েই বাক্যৰ বিশ্লেষণ। স্বাসাধাত অ^৫
লহৰে আসন্তি নিৰ্ণয়ত বিশ্লেষভাৱে ভমিকা লয়। বাক্যত দটা পদ থাকিলে সেই প
পৰম্পৰাৰ মাজত আসন্তি গভীৰ বা গাঢ়তা থকা বলি বজিৰ পাৰি।

মিচাতাংবিজান ফৌছাইতা। (ছোরালীবোরে নাচিতে

ৰাং ফায়তা। (বৰষণ পৰিবে

চিং/কাকায় ছাত্র। (আমি ছাত্র

গাখীৰ বকা (গাখীৰ বগা

এই বাকা কেইটাত মিচাতাংবিজান (ছোরালীবোৰ) পদৰ সৈতে ফৌচায়তা (নাৰ্মণ পদ, ৰাং (বৰষণ), পদৰ সৈতে ফায়তা (পৰিচে), চিং (আমি), পদৰ সৈতে ই আৰু গাখীৰ (গাখীৰ) পদৰ লগত বকা (বগা) পদৰ আসন্তি থকা দেখা পাৰস্পৰিক সম্পর্ক থকা পদবোৰকে আসন্ন অঙ্গ বলিব পাৰি। তেনেদৰে মিচাতাংবিজান চাৰঞ্চেতা (ছোরালীবোৰে গীত গাইছে) এই বাক্যটো যদি লক্ষ্য কৰা যায় । যায় যে চায় (গীত) আৰু চায়ৰুঞ্চেতা (গাইছে) দয়ো পাৰস্পৰৰ আসন্ন অঙ্গ। সেইদা চায়ৰুঞ্চেতা (গীত গাইছে) বাক্যটো এটা খণ্ড বা গোট। সম্পৰ্ক বাক্যলৈ লক্ষ্য কৰিলে যায় যে মিচাতাংবিজান এটা পদ হোৱাৰ উপৰি ই বাক্যটোৰ এটা খণ্ড আৰু চায় চায়ৰুঞ্চেতা এই খণ্ডটোৰ আসন্ন অঙ্গ হৈছে। বাক্যটোৰ ‘চায়’ পদৰ আৰম্ভনিতে স্বাসাঘাত পৰিচে।¹ মিচাতাংবিজান চায় - পদ দটা সংযোগ হলেও কোনো অর্থ সম্পৰ্ক নহয়। গতিকে ‘সংমিশ্রণত বাকাব এটা গোট হ'ব নোৱাৰে। সেয়েহে এনে পদ দটাৰ মাজত কোনো ও নাই বলিব পাৰি।

পদৰ আসন্ন অঙ্গ অন্যায়ীহে বাকাব অর্থ নিৰ্ণয় কৰিব পাৰি। উদাহৰ

অকাপেকে ছান্তোৰাদিগি পৰশুৰাম ৰাজাম

(তেতিয়া ছান্তোৰত পৰশুৰাম ৰজা আছি

এই বাক্যটোৰ আসন্তি বিচাৰ কৰিলে এনেদৰে পোৱা যায় যে — পৰশুৰাম স্বাসাঘাত পৰিলে পৰশুৰাম ৰাজা এটা খণ্ড হয়, অৰ্থাৎ পৰশুৰাম আৰু ৰাজা ইজনে বি আসন্ন অঙ্গ। তেতিয়া ৰাজা পদে পৰশুৰামৰ মৰ্যদাসচক পদক সচায়। অৰ্থাৎ ৰজা পৰোলা ব্যক্তিগৰাকী সেই সময়ত ছান্তোৰত আছিল। তেতিয়া এই বাক্যটোকে এনেদে

ପାରି । ସେମେ —

পৰশুৰাম বাজা অকাপেকে ছান্তেৰদিগি তোৱ

(পৰশুৰাম বজা তেতিয়া ঢাক্কোৰত আছি

অকাপেকে পৰশুৰাম ৰাজা ছান্তোৰদিগি তোৱ

(তেতিয়া পরশুরাম বজা ছান্তেৰত আছি

ছান্তোবদিগি অকাপেকে পরশুরাম বাজা তোৱ

(ছান্তোৰত তেতিয়া পৰশুৰাম বজা আছি


উল্লিখিত বাক্যকেইটাও অকাপেকে (তেতিয়া), ছান্তোৰদিগি (ছান্তোৰত)

ପରଶୁରାମ ବାଜା ପଦର ସ୍ଥାନ ସଲନି ହେଛେ ଯଦିଓ ଅର୍ଥର କୋନୋ ପରିବର୍ତ୍ତନ ଘଟା ନାହିଁ । ପ୍ରତ୍ୟେକବାର
ପରଶୁରାମ ବାଜା ଏକେଲଗେ ଆଏ

এনেদৰে পদৰ আসন্ন অঙ্গৰ বিচাৰ বিশ্লেষণ কৰি অৰ্থৰ স্পষ্টতা নিৰ্ণয় কৰিব

৪.৬ বাক্যৰ আংগিক বিভাজন

ଆଂଗିକର ଫାଲର ପରା ବାକ୍ୟକ ଦଟ୍ଟା ଭାଗତ ଭାଗ କରା ହେଛେ



উদ্দেশ্য : উদ্দেশ্যৰ কেন্দ্ৰ হল কৰ্তা। বাক্যত যিয়ে কাৰ্য কৰে সিয়ে কৰ্তা।

ଲଗତ ସନ୍ଦର୍ଭିତ୍ତିପର୍ଣ୍ଣ ଆସନ୍ତ ପଦବୋବ ମିଳନର ଫଳତେଇ ଉଦ୍ଦେଶ୍ୟର ସଂକଷିତ ହୁଏ ଅର୍ଥାତ୍ ବାକାରୀ

শাখার কর্তা আৰু কৰ্তাৰ সম্প্ৰসাৰক পদবোৰক বজায় সিয়েই উদ্দেশ্য। উদাহৰণ

গীতা ছাকছা নেমকায় কীত্রাংমবি। (গীতা এজনী ভাল শিখ


বিধেয় : বিধেয়ৰ কেন্দ্ৰ ক্ৰিয়া। কৰ্তা বা উদ্দেশ্যই কাৰ্য কৰা অংশক ব

ভাগটোরেই বিধেয়। বিধেয়ত - ক্রিয়াপদ আৰু সম্প্ৰসাৰক পদবোৰো পোৱা যায়। উদাহৰণস্বৰূপে

— ଓ ରେଂଜୋ (ତେଓଁ ଗଲ) - ଏହି ବାକାଟୋତ ଓ (ତେଓଁ) ହଲ କର୍ତ୍ତା ବା ଉରେଂଜୋ (ଗଲ) କ୍ରିୟା ବା ବି

মিন জিৱাপেকে কলিকাতানিপাৰা বিবাজো (মিন মাকৰ সৈতে কলিক
আহিল)। এই বাক্যটোত মিন ‘জিৱাপেকে’ অংশ উদ্দেশ্য আৰু কলিকাতানিপাৰা বি
অংশটো বিধেয়। সেইদৰে ইয়াত ‘জিৱাপেকে’ কৰ্তা বা উদ্দেশ্যৰ সম্প্ৰসাৰক আৰু কলিকাতানিপাৰা
বিবাজো’ ক্ৰিয়া বা বিধেয়কৰ সম্প্ৰসাৰ

বিধেয়কৰ অংশটোক আকৌ দটা ভাগত ভাগ কৰিব পাৰি। সেই ভাগ দটা হ



କର୍ତ୍ତାଇ ଯାର ଓପରତ ନିର୍ଭବ କରି କାର୍ଯ୍ୟ ସମାପନ କରେ ତାକେ ସାଧାରଣତେ କର୍ମ ବାକ୍ୟତ ଯିଯେ କର୍ତ୍ତା ବା କର୍ମଇ କରିବା କାର୍ଯ୍ୟ କରି ଥକା ବା ସମ୍ପର୍ଗ ହୋଇବା ଅର୍ଥ କରିଯା ।

উদাহরণস্বরূপে -মাছিবে ছাম ছাই

(ଗର୍ବରେ ସାହ ଥାଏ)

ମିଂକବେ ଗାଥୀର ଝାର

(ମେକବୀରେ ଗାଥୀର ଖା

এই বাক্যটোত যথাক্রমে মাছবে. মিংকবে. কর্তা. ছাম. গাথীৰ. কৰ্ম. আ
ৰঙা আদি ক্রিয়

৪.১ বাক্যৰ গাঁথনিক বিভাজন

বাক্যৰ গাঁথনিক বিভাজন মানেই হ'ল বাক্যৰ গঠন অর্থাৎ আকতি অনশ্রেণীবিভাগ। এই বিভাগৰ অভিজ্ঞতাই বাক্যৰ লিখন পদ্ধতিৰ কৌশল সমন্বিতালৰ লিখনৰ সমন্বিতালী কৌশলে ভাৱ প্ৰকাশৰ মাধ্যম সবল তথা শক্তিশালী কৰি তোলে

শক্তিশালী ভাব প্রকাশে ব্যক্তিত্ব বচেরাত যথেষ্ট পরিমানে সহায়

গাঁথনিক দিশৰ প্রতি লক্ষ্য ৰাখি মায়তাৰি ভাষাতো বাকাক প্ৰধানকৈ তিনিটা
ভাগ কৰিব পাৰি। যেনে

সৰল বা সাধাৰণ ব	যৌগিক বা সংযুক্ত ব
মিশ্র বা জটিল ব	

১। সৰল বা সাধাৰণ বাক্য : সৰল শব্দৰ অৰ্থ হ'ল সহজ অৰ্থাৎ বাক্য
অংশ আন কোনো অংশৰ অধীন নহয় বা নিৰ্ভৰশীল নোহোৱাকৈ যদি পোনপোটীয়াকৈ ব্যৱহা
হয়. তেন্তে তাকে সৰল বা সাধাৰণ বাক্য বলি ক'ব পাৰি। সৰল বাক্যত
আৰু এটা বিধেয় থাকে। যেনে

আং গুৱাহাটীনা বেঙে

(মই গুৱাহাটীলৈ যাম

আঙি নক গোৱালপাৰায়

(মোৰ ঘৰ গোৱালপাৰাত)

চিঞ্চি আয়া তোৱ

(আমাৰ মা আছে

ফাই বিবা :

(আহক বহক)

আঙি মানি বিবাজে

(মোৰ পেহী আহিছে)। ইত্যা

ইয়াত ‘আং’ ‘আঙি’ ‘চিঞ্চি’ উদ্দেশ্য আৰু গুৱাহাটীনা বেঙে। মানি বিবাজে

আয়া তোরা বিধেয়। ‘গুৱাহাটীনা’, ‘মানি’ আৰু ‘আয়া’ কৰ্ম আৰু ‘ৰেঙো’, ‘বিবাজে’ ‘তোৱা’ ক্ৰিয়া

এইবোৰৰ উপৰিও মায়তবি ভাষাৰ দীঘলীয়া সৰল বাক্যৰ প্ৰয়োগ প্ৰচৰ ৷
পোৱা যায়। এই বাক্যবোৰে কোনো বাক্যৰ কোনো অংশৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে
তথা পোনপোটীয়াকৈ প্ৰয়োগ ঘটি একোটা অৰ্থপৰ্গ ভাৱ প্ৰকাশ কৰে। যেনে— তিকাঁঃ
দ'দান মংনি ছাকছা বাজা তোৱ

(পৰণি কালত দ'দান নামৰ এজন ৰজা আ

ও নিমিন বিছিনা মানিয়ামং আৰু আৰো বিছিনি বৰিয়ান নিমি /অকজা বৌল নাংনাঁ ছাঙতামং
(তেওঁ বৰকৈ শিৰক মানিছিল আৰু শিৰৰ আশীৰ্বাদতে বৰ শক্তিশালী হৈ পৰিছি

২। মিশ্ৰ বা জটিল বাক্য মিশ্ৰ বাক্য মানে বাক্যৰ মখ্য বা প্ৰধান অংশই অন্য অ^১
অধীনকপে নিয়োজিত হৈ থকা। অৰ্থাৎ এটা প্ৰধান বাক্যৰ লগত পাৰম্পৰিক সম্পৰ্ক
এক বা একাধিক অপ্ৰধান বাক্যৰ সংমিশ্ৰণৰ ফলত গঠন হোৱা বাকাই মিশ্ৰ বা জটিল
এনেদৰে প্ৰধান বাক্যৰ লগত অপ্ৰধান বাক্যৰ সংমিশ্ৰণ ঘটাৰ ফলত সম্পৰ্ক হোৱ
ভাষাৰ একোটা ভাৱপৰ্গ বাক্যৰ উদাহৰণ তলত উল্লেখ কৰা

বাঁ জাদিনা ফানো, উদিনা চিঁ হাল ৷

(বৰষণ যেতিয়া পৰিব. তেতিয়া আমি হাল ম

নাণ্ডি জি ভিয়া চাংজো, আঁ ফামানখচা।

(তোমাৰ যে বিয়া হ'ল, মই জনা নাঃ

নাঁ জি চিঞ্চিয়ান ক্ৰীমা চাঙ্গা আঁ ফামান

(তমি যে আমাৰে আলোহী হয়, মই নাজানিছি

জাকায় কায় নক হামাতঁ /ও তেবে ইছি তঁ

(যিজনে ঘৰ বনাইছে, তেওঁ এতিয়া ইয়াত

এই বাক্য কেইটাত ‘আং ফামানখচামং’. /ও তেবে ইছি তৎচা’. এই দটা ও
বাক্য আৰু নাণ্ডি ‘যি ভিয়া চাংজো’, ‘নাং জি চিঙ্গিয়ান ক্ৰৌমা’, ‘জাকায় কায় নৰ
আদি অপ্রধান বাক্য। এই দই প্ৰধান বাক্যৰ লগত অপ্রধান বাক্য সংমিশ্ৰণ ঘটি
সম্পৰ্গ অৰ্থ প্ৰকাশ কৰা বাক্যৰ গঠন।

৩। যৌগিক বা সংযুক্ত বাক

দই বা ততোধিক সৰল বাক্য বা মিশ্ৰ বাক্যৰ সংযোগৰ ফলত গঠিত বাক্যই ১
বাক্য। বিশেষ ‘আৰো’ (আৰু), ‘দং’ (নাইবা), ‘কিনত’ (কিন্তু), ‘জদি’ (যা ১
‘বাদাং’ (কাৰণে), ‘অনংবে’ (তেনেহলে) ইত্যাদি অব্যয় পদসমহ সংযুক্ত হৈ একো ৫
চটি আৰু দীঘলীয়া সংযুক্ত বাক্যৰ সমষ্টি হয়।

গীতা আৰো সীতা বায় চিনা ৰেং

(গীতা আৰু সীতা পজা চাবলৈ ৬

ভান ৰানাবে ৰান দং মন দং ৰেঙ্গো ল

(খৰি আনিবলৈ ৰান নাইবা মন যাব ল

আং গছা কথা কানিনা কিনত নাং ছাকছানাবা ৮

(মই এটা কথা কম কিন্তু তমি কাকো ৯

নাণ্ডি বাদাঙাছে আং খেঞ্চে তঃ

(তোমাৰ কাৰণেহে মই জীয়াই আৰে

বাক্যসমহত ‘গীতা বায় চিনা ৰেংজো’, ‘সীতা বায় চিনা ৰেংজো’ এই ৮
বাক্য ‘আৰো’ অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ সংযুক্ত বা যৌগিক বাক্যত পৰিণত হৈছে। ৯
‘আং গছা কথা কানিনা’ সৰল বাক্য আৰু ‘নাং ছাকছানাবা তাকানি’ এই মিশ্ৰ
লগত কিন্তু অব্যয় পদ সংযুক্ত হৈছে আৰু ইয়াৰ ফলতে যৌগিক বা সংযুক্ত বাব
হৈছে।

মায়তরি ভাষাত মিশ্রবাক্যটকে সৰল বাক্যবোৰ শুনিবলৈ বহুপৰিমাণে সমধৰ আৰু এই সৰল বাক্যৰ প্ৰয়োগ এই ভাষাত বেছিকে পোৱা যায়। অৱশ্যে সংয প্ৰয়োগো নথকা নহয়, কিন্তু সেইবোৰ প্ৰয়োজন সাপেক্ষে বাৰহাৰ কৰা হঃ

জদি ৰাজনি চাক্ৰি চাঞ্চা, অনদংবে ওৰঙ্গি নকিনি কছতো কমিনো (যদি ৰাজৰ চ হয়, তেতিয়াহলে সিহঁতৰ ঘৰৰ কষ্ট কমিব)। এই বাক্যটোক যদি এনেদৰে বা ৰাজনি চাক্ৰি / চাংদং ওৰঙ্গি কছতো কমিনো। (ৰাজৰ চাকৰি হলে সিহঁতৰ দখ : তেন্তে ই শুনিবলৈ বেছি সমধৰ হৈ পৰিব। বাক্যৰ এখন পৰিবৰ্তনকে সাধাৰণ সংযোজন ৰোলা হয়। মানহে কেতিয়াৰা সম্পৰ্কভাৱে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ প্ৰয়োজনসাপেক্ষে সৰল বাক্যৰ পৰা মিশ্ৰ বাক্যলৈ, মিশ্রবাক্যৰ পৰা সৰল বাক্যলৈ, সৰল বাক্যৰ পৰা বাক্যলৈ আৰু সংযক্ত বাক্যৰ পৰা সৰল বাক্যলৈ ৰূপান্তৰ কৰি বাক্য গঠন কৰে। তেন্তে ৰূপান্তৰ ঘটি সষ্টি হোৱা মায়তরি ভাষাৰ বাক্য কিছমানৰ উদাহৰণ তলত উল্লেখ কৰা যেনে-

সৰল বাক্য : মেখোগ্রাক কায়না ছাকছাবা নেমাতাচা। (চোৰ স্বভাৱৰ লোকক কোনেও ৰাপায়)

মিশ্ৰ বাক্য জাকায় কায় মেখোগ্রাক ওনা ছাকছাবা নেম
(যিজন লোকৰ স্বভাৱ চোৰ তেওঁক কোনেও ভা

মিশ্ৰ বাক্য জাকায় জোৱায় মায় ছাতা, ওকায় জোৱায় কাথা তাবোৰায় (যেতিয় খোৱা, তেতিয়া কথা নাপাতিৰ

সৰল বাক্য

মায় ছাকায় জোৱায় কাথা তাবোৰায়। (ভাত খোৱাৰ সময়ত কথা ন সৰল বাক্য : ওনচোক খাৰে নেমকায় ডাক্তাৰনা তনকেবা ও খেঁচাজো। (ইমানবো-ডাক্তাৰক দেখৰাৰ পিছতো তেওঁ নাবাছি

সংযক্ত বা যৌগিক বাক

ওনা নেমকায় ডাক্তাবনান তনঙ্গাতামং কিন্তু ও খেংচাজো। (তেওঁক ভাল ডাক্ত
দেখওৱা হৈছিল কিন্তু তেওঁ নাবাছি

সংযত্ব বা যৌগিক বাক

জদি নাং বিবাতা অনংবে আং নারঞ্জি নকিনা বেঞ্চে (যদি তমি আহা (
তোমালোকৰ ঘৰলৈ যাম'

সৰল বাক্য

নাং বিবাদং আং নারঞ্জি নকিনা বেঞ্চে। (তমি আহিলে মই তোমালোৰ
যাম)। ইত্যাদি

৪.৮ ব্যাকাংশৰ বিভাজন

কর্তা আৰু সমাপিকা ক্ৰিয়াহীন দই বা ততোধিক পদৰ একো একোটা থপৰ সমষ্টিয়ে
ব্যাকাংশ। কিন্তু প্ৰয়োজন সাপেক্ষে কেতিয়াবা কৰ্ম আৰু কর্তা হিচাপে ব্যাকাংশই
ব্যৱহাৰ হ'ব পাৰে। যে

আং পেকে (মোৰ সৈতে

মনাং মনাং (মনে মনে

গ্ৰামকায় (ছন পৰা

নেমকায়নাছে / নেমাছে (ভালৰ কাৰণে) ইত্যা

গঠনৰ ফালৰ পৰা মায়তৰি ভাষাত ব্যাকাংশক তলত দিয়া ধৰণে বিভ
পাৰি। যেনে

বাক্য

১। বিশেষান্তনীয়			
২। বিশেষণস্থানীয়	৩। ক্রিয়া বিশেষণস্থানীয়		
		৪। অব্যয়স্থানীয়	

বিশেষান্তনীয় :

ও কাননি কছতো খা
(তেওঁ শারীরিক পরিশ্রম করে

বিশেষণস্থানীয় :

ৰাংছেপ ছেপ ফায়ত
(কিগকিণীয়া বৰষণ পৰিচে
বাৰ ভ্ৰাউ-ভ্ৰাউ পাকেত
(জই দাউ দাউকৈ জলিয়ে
চেৰ চেৰ ৰাংছা:
(তিকতিকিয়া ৰ'দ)

ক্রিয়া বিশেষণস্থানীয়

কি মখাৰ মানকায় কায় বিপদনা ৎ
(সতক লোক সহজে বিপদত নপা
থাপাক ৰংকায় কায়পেকে কামি ৰানা ঝা
(জেদী লোকৰ সৈতে কোনো কাম কৰিব নোঁ

অব্যয় স্থানীয়

ও পৰায়নাছে কলিকাতানা বেঙ্গাতা:

(তেওঁ পঠিবলৈহে কলিকতালৈ গৈছিঁ

ছাৱাবে বাৱানি মায় তাকাপেকে ছে ছায় ।

(ল'বাজন বাপেকৰ সম্পতিৰেহে খাই বৈ অ

বাক্য একোটাক প্ৰয়োজন সাপেক্ষে চটি-দীঘল কৰিব পৰা বীতি মায়তৰি ভা
আছে। বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰৰ সৈতে ভিন্নৰূপত সম্পর্কিত শব্দ বা খণ্ড
ব্যৱহাৰ কৰাৰ পিছত চটি বাক্য এটাক দীঘলীয়া কৰিব পাৰি।

তে তংঙা (আজি গৰম

তে নিমিন তং । (আজি বৰ গৰম

তে নিমিন তঙ্গা। (আজি বৰ গৰম :

এনেদৰে বাক্যৰ সম্প্ৰসাৰণ ঘটাই কিছমান চটি বাক্যৰ পৰা দীঘল বাক্য এই
তৈয়াৰ কৰিব পাৰি আৰু ইয়াকেই বাক্যৰ সম্প্ৰসাৰণ বলিব

আকৌ দীঘলীয়া বাক্য এটাক কেতিয়াবা প্ৰয়োজন সাপেক্ষে চটিকৈ প্ৰক
হয়। এনেদৰে ভাৱ আৰু অৰ্থৰ কোনো পৰিৱৰ্তন নঘটাকৈ দীঘলীয়া বাক্যক চটিকৈ
কৰা বীতিয়ে হ'ল বাক্য সংকোচন বীতি। এনেদৰে বাক্য সংকোচন হৈ ব্যৱহাৰ কৰা
কেইটামান উদাহৰণ তলত উল্লেখ কৰা হ'ল। যে

জাকায় কায় থগায়না ঝাঙা উনি জিৰনি উন্নতি

(ফিজন লোক মিছলীয়া, সেইজনৰ জীৱনত উন্নতি :

থগায়গ্রাক কায়নি জিৰনি উন্নতি চা:

(মিছলীয়া লোকৰ জীৱনত উন্নতি নহ

তে ছানছানা ও গছাবা পাকজা ছাচাবাংড়ে ।

(আজি গোটেই দিন সি একো বস্তু নোখোৱাকৈ ।

ছানছানা ও ছাচাবাংড়ে তংজো (দিনটো সি উপবাসে থ

মানিক নিমিন কছতোখাৰনা বাংকায় ব

(মানিক বৰ কষ্ট কৰিব পৰা নে

মানিক কছতো খাৰকায় কা

(মানিক কষ্ট সহিষ্ণ লোৰ

জিৱনি উ ৰং জাপে ছায়আন তং

(জীৱনত তেওঁ নাওঁ চলায় খায় থাৰ্হ

জিৱনি এ /ও ৰং জাপেয়ান তংড়ে

(জীৱনত তেওঁ নারৰীয়াই হৈ থাকিল)। ইঁ

পৰম্পৰৰ লগত সমন্ব থকা দই বা ততোধিক বাকাব কোনো এ

নোখোৱাকৈ এটা বাক্যত পৰিণত কৰি দীঘলীয়া বাক্যৰ গঠন কৰা হয় আৰু ইয়া

বাক্য সংযোজন। যেনে :

নমিতা চায় চায়ৰংজো। (নমিতা গীত গাই

কাৰেৰী চায় চায়ৰংজো। (কাৰেৰী গীত গাই

ভাৰতী চায় চায়ৰংজো। (ভাৰতী গীত গাই

এই বাক্যকেইটা সংযোজন হ'লে এনেদৰে হ'ব

নমিতা. কাৰেৰী আৰো ভাৰতীয়ান চায় চায়ৰং

(নমিতা. কাৰেৰী আৰু ভাৰতীয়ে গীত গাই

বাক্য সংযোজন বিভিন্ন ধরণে হ'ব পাবে। দই বা একাধিক সরল বা
বাক্যলৈ পরিৱৰ্তন কৰি মায়তৰি ভাষাত বাক্য সংযোজন ঘটাব পাৰি।

মীৰা গানজিমাৰি । / খিখাত । / নকদ্রঙা নেমছমাৰি পছিনতাঃ । / খিখাত
গানজিমাৰি মীৰাআন নকদ্রঙা নেমছমাৰি পছিনত

(মীৰা শিপিনী আছিঁ । তেওঁ পৰিশ্ৰমী আছিঁ । তেওঁ পৰিয়ালটোক ভালদ
পোহপাল দিছিল । পৰিশ্ৰমী মীৰাই পৰিয়ালটোক ভালদৰে পোহপাল দি

সৰল বাক্যক মিশ্ৰ বাক্যত পৰিণত কৰি বাক্য সংযোজন ঘটা বাক্যটো
থগায়গ্রাক কায়না ছাকছাবা নেমাত

(মিছলীয়া লোকক কোনেও ভাল নাপা

জাকায় কায় থগায়গ্রাক ওনা ছাকছাবা নেমা

(ফিজন লোক মিছলীয়া তেওঁক কোনেও ভাল না

৪.৯ খণ্ড বাক্য আৰু জঁতৰা খণ্ড বাক্য

দই বা ততোধিক শব্দ লগাৰ ফলত এটা শব্দলৈ ৰূপান্তৰ ঘটা শব্দৰ গোটাঁ
খণ্ডবাক্য বলিব পাৰি। খণ্ডবাক্যবোৰ বাক্যৰ এটা খণ্ড ৰূপ বা অংশহে, ই পৰ্ণ বাব
খণ্ড বাক্য একোটা বিশেষ, বিশেষণ, ক্ৰিয়া বা ক্ৰিয়াবিশেষণ শব্দৰূপে ব্যৱহাৰ হ'ব
মায়তৰি ভাষাত খণ্ডবাক্যৰ ব্যৱহাৰ প্ৰচৰ পৰিমাণে পোৱা যায়। ৫

খাপাক খামকায় (মৰ্মান্তিব

খাপাক চংকায় (সাহসী

খাপাক নাংকায় (অবাধ্য লো

খাপাক ৰংকায় (কঠৰ

খাপাকিনি মালা (অতিপ্ৰিঃ

খছং খাপাক মানকায় (কঠোর লো
নকিনি হাথান (জ্ঞেনহী
পান খংগ্লাইনি তৌবাট (ঘৰ দে
কাপাল ছার্কায় (ভাগৱ্যা
কাপাল দণ্ডকায় (দৰ্ভগীয়
কি তাঠেং মানকায় (ঘৰিফৰা লে
কি মখাং বাক মখাং (নিল
কম্পাক নাকৰ খানকায় (দৰ্নাম হে
চাক বান্দা (নিঃসহাঃ
চাপা ধৰিনি কায় (নগন্য তে
চিকা পতং (খন্তেকীয়
ছিনা বাম নকচাকায় (মৰণ নোহে
ছেং ৰংকায় (এলেহুৰ
তৰেং ছকচা বারেং ছকচাকায় (অস্বাভাৱ
তানদংবা ছি দগোচাকায় (নিঃ /দখীয়া)
তোকাৰ মকেন (লতীয়
তো খৰাং বাক খৰাং নাচাকায় (নি
তাছি ৰোকায় (ক্ষমতাশালী
তাছি মোকায় (হাত /চোৰ)
ন গছা বিংকা (সহোদৰ) ইত্যাদি

৪.১০ উক্তির ভিত্তিত বাক্যৰ প্রকাৎ মনৰ ভাৰ প্ৰকাশৰ বাবে যিজন ব্যক্তিয়ে যি কোৱা বা লিখা হয় সেয়াই উক্তি। উক্তিৰ ভিত্তিত বাক্যৰ প্রকাৎ সাধাৰণতে তিনিটা।

- ১। বিবতিমলক বাক্য
- ২। প্রত্যক্ষ উক্তিমলক বাক্য অ
- ৩। পৰোক্ষ উক্তিমলক বাক

৪.১০.১ বিবতিমলক বাক্য

বিৰৱণমলক অৰ্থাৎ বৰ্ণনামলক বাক্যাই সাধাৰণতে বিবতিমলক বাক্য। ৰচনা, গল্প, উপন্যাস, প্ৰতিবেদন, বাতৰি, জ্ঞান বিজ্ঞানৰ আলোচনাৰ প্ৰসংগত এনে বিবতিমলক বাব ব্যৱহাৰ কৰা হয়। মায়তবি ভাষাত এনে বিবতিমলক বাক্যৰ ব্যৱহাৰ কম ন এই ভাষাৰ বিবতিমলক বাক্যৰ কিছ উদাহৰণ দাঙি ধৰা হ'ল।

তিকাঁ কালিনিপাবান ৰাভা মিচাতাঁবে কাকায়নাবা আৰো নকন্দং ব কাননা চোননা লাগিকায় বেৰগা বেৰগা নেন-কান তাছিপেকে তাকে দ (প্ৰাচীন কালৰে পৰাই ৰাভা তিৰোতাসকলে নিজৰ লগতে ঘৰৰ পৰিয়ালৰ সকলে প্ৰয়োজনীয় বিভিন্ন প্ৰকাৰৰ কাপোৰ নিজ হাতেৰে বৈ উি

তিকাঁকালি ৰাভাতাঁবে বৌছামচিনি পাকজা জাকঞ্চে- চংকায় পান-বা, বংখ, বা বাং-ৰাম্পাৰ নানিনা পজা খাৰনাতামং অনাবা তে-গাপবে বেৰগা বেৰগা বায়না পজা খাৰ নকা।

(আগৰ দিনত ৰাভাসকলে প্ৰকতিৰ বস্তু যেনে- সৰ্ফ-বৰষণ-বতাহ আৰ্ক কৰিছিল যদিও বৰ্তমান বিভিন্ন দেৱ-দেৱীক পজা কৰা দেখ

৪.১০.২ প্রত্যক্ষ উক্তি লিখোতে বা কথা কোৱাৰ সময়ত কওঁতাজনে কোৱা ক যদি ছবহৰপত বা পোনপোটীয়াকৈ লিখা হয় বা কোৱা হয় তাকে প্রত্যক্ষ।

পারি। নাটক, গল্প, উপন্যাসৰ সংলাপ বোৰত প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰ হয়। সাধাৰণতে প্ৰত্যক্ষিক (“.....”) এই চিহ্নৰে বজোৱা

৪.১০.৩ পৰোক্ষ উক্তি : কওঁতাৰ কথাখিনি হৃবৃকপে বা পোনপোটীয়াভাৱে প্ৰকাশ নকৰাবৈ যদি আন এজনৰ কথাৰে প্ৰকাশ কৰে, তেন্তে তাকে পৰোক্ষ উক্তি বলি ক'ব পাৰি। মাতাযাত গে (বোলে) ইনে (বলি) জি (যে) ইত্যাদি অবায় শব্দ প্ৰয়োগ কৰি প্ৰত্যক্ষ। ই পৰোক্ষ উক্তিৰ বক্তৰ্য প্ৰকাশ কৰা হয়। তলত এই ভাষাত ব্যৱহাৰ হোৱা কিছমান। উক্তি আৰু পৰোক্ষ উক্তিৰ উদাহৰণ দাঙি ধৰা হ'ল। (

প্ৰত্যক্ষ উক্তি

আং ওনা কানিজো “আং তে কলিকাতাইনা বে
(মই তেওঁক কলো. “মই আজি কলিকতালৈ না
প্ৰত্যক্ষ উক্তি : ও কানিজো “আং তেনিপাৰা জাচ্ছে কাথা বে
(সি কলে. “মই আজিৰ পৰা মি

পৰোক্ষ উক্তি : “আং ওনা কানিজো জে “আং কলিকাতাইন
(মই তেওঁক কলো যে মই আজি কলিকতালৈ :
প্ৰত্যক্ষ উক্তি : ও কানিজো জে ও গে ভবিছতি জাচ্ছে কাথ
(তেওঁ কলে যে তেওঁ হেনো ভৱিষ্যতে নিজ

প্ৰত্যক্ষ উক্তি : ডাক্তাৰান কানিজো “পানচাক বিজান জোৱাদিগি ছানা
(ডাক্তাৰে ক'লে “ঔষধবোৰ সময়ত খা

পৰোক্ষ উক্তি : ডাক্তাৰান কানিজো জে পানচাকবিজান গে জোৱাদিগি ছান
(ডাক্তাৰে কলে যে ঔষধবোৰ হেনো সময়ত

প্ৰত্যক্ষ উক্তি : আয়া আঙা কানিনাতা “ফাৰি খাকায় ছানা

(মা মোক কৈছিল “ৰাতি তিতা :

পৰোক্ষ উক্তি : আয়া আঙা কানিনাতা জে ফাৰিগে খাকায় ছা

(মা মোক কৈছে যে ৰাতি হেনো তিত

প্রত্যক্ষ উক্তি : বাওৱা আঙা কানিনাতা “দৌমদাক ডোবাদিগিয়ান নাচং”

(দেউতাই মোক কৈছিল “সকলোৰোৰ বিলতে শি

পৰোক্ষ উক্তি বাওৱা আঙা কানিনাতা জে দৌমদাক ডোবাদিগিয়ান গে নাচংনা

(দেউতাই মোক কৈছিল যে সকলোৰোৰ বিলতে শিঙি মাছ

প্রত্যক্ষ উক্তি : লীলীয়ান কানিজো “চিং দৌমদাকায় বায চিনা বেঞ্চো” (লিলিয়ে
“আমি আটায়ে পজা চাবলৈ যাম

পৰোক্ষ উক্তি : লিলিয়ান কানিজো জে ওৰং দৌমদাকায়ান গে বায চিনা বেঞ্চো। (লি
কৈছে যে সিহঁত আটায়ে হেনো পজা চাবলৈ

প্রত্যক্ষ উক্তি ও কানিজো “আঙি তে কান কে

(সি কলে “মোৰ আজি গা

পৰোক্ষ উক্তি ও কানিজো জে উনিগে তে কান

(তেওঁ কলে যে তেওঁৰ হেনো আজি গাটো ভাল

8.11 অৰ্থ বা ভাব অনসবি বাক্যৰ প্ৰকা কাৰ্য অনসবি ভাৱ বা অৰ্থৰ পিনৰ
বাক্যবোৰক আকো কিছমান ভাগত বিভক্ত কৰা হৈছে। সেইবোৰক উদাহৰণসহ তলত উৎ^ৰ
কৰা হ'ল। যেনে

8.11.1 ভাৱবোধক বাক্য

হামাও ! আতো চাংজো (ঃ ! কি হ'ল

হামাও কাপাল ! (হায় কঢ় !)

৪.১১.২ বর্ণনাত্মক বাক্য

ও কাওছা পৰায়া (সি কিতাপ প

ও নেনতাকে ছাত্তা (তেওঁ কাপোৰ বৈ

৪.১১.৩ নিষেধাত্মক বাক্য শেৱালীবে কাওছা পৰায়ছা (শেৱালীয়ে কিতাপ ন বিনা বে কামি -হাবা বাছা (বিনাই কাম-কাজ :

আজ্ঞাসচক বাক্য : নাং মায় ছা (তমি ভাত খোৱা). বীতা বাজাৰনা বেঙ (বীতা ব
যোৱা)।

৪.১১.৪ প্রশ্নবোধক :

নাঙ্গি আয়া বাওৱা তোৱা? (তোমাৰ মাঁ-দেউতা অ

৪.১১.৫ বিস্ময়সচক বাক্য আতো. মিনা ছি! (কি. মিনা ঢ়!)

ইনতং চঙ্গা ! (ইমান ডাঙৰ স !)

শান্তিৰে পৰায়কায় ৰাখা! (শান্তিয়ে পতা এৰি !)

৪.১১.৬ সন্দেহসচক বাক্য ও লিখিতা নমা (তেওঁ লিখিছে :

চাংছি. বিনা বেঙ্গা

(জানো. বিনা যায় নে নাঃ

নাং নেমচা মানজো চাঁচে

(তমি বেয়া পালা কিজাৰি

৪.১১.৭ সম্মোধনবোধক বাক্য আই মৎ

(হেৰি ভণ্টি / ভাইটি)

আই ধৰায়তা

(হেবি গাভরহ্ত)

৪.১১.৮ জোৰ বজোৱা বাক্য

আঙ্গ

(মইয়ে ৰান্ধিৰ

আঙান ৰাবাজে

(মইয়ে আনিছো

আঙান দিবিজে

(মইয়ে

৪.১১.৯ স্বতঃমলক বাক্য নাং ছাদং আংবা ছ

(তমি খালে :

নাং বিবাদং আ

(তমি আহিলে মইয়ো যা

৪.১১.১০ তলনামলক বাক্য হাজাৰনাবা আফে তৎ লাংগ্ৰেগান্দা

(হেজাৰ তৰা থাকিলোও জোনৰ দৰে ন

তগৰনা কাৰাবে মৰমীয়ান নে

(তাগৰতকৈ মৰমীয়ে ভান

৪.১১.১১ সমিধানবোধক বাক্য আম. আয়া ৰেংজোৱান। (হয়. মাঁ গ

আম আং তঙ্গে (হয় মই থাৰি

৪.১১.১২ পশ্চাত্শব্দ হিচাপে জিৱানি ছীমান ছাৱানা নাছিনা ছাকছাবা ৷

(মাতৰ সমান সন্তানক মৰম কোনোও কৰিব নে

৪.১১.১৩ অনকাৰ শব্দ ৰাং ৰাং বিং বিং খাৰে নেন ত

(পাতল পাতল কৈ কাপোৰ নবোন

জ্বেক জ্বেক (ডাল ভৰি ত

হা হা হু হু (হা ই

মায়তৰি ভাষাত বাক্যবোৰক ভাৱ বা অৰ্থ অনসৰি আকৌ দটা ভাগত ভগাব
সেই ভাগ দটা হ'ল সদৰ্থক বা ইতিবাচক আৰু নএওৰ্থক বা নেতিবাচক বাকা /শুন্দ
অৰ্থ বজোৱা বাক্যক সদৰ্থক বা ইতিবাচক বাক্য। আনহাতে নো /অশুন্দ অৰ্থ বজোৱ
বাকাই নেতিবাচক বা নএওৰ্থক বাক্য। মায়তৰি ভাষাতো তেনে সদৰ্থক আৰু নএওৰ্থক
বহুপৰিমানে পোৱা যায়। যেনে

ও ছাজো। (সি খাই

ও ছাচাজো। (সি নাখাই

মিৰা বেংজো। (মিৰা গ'

মিৰা বেংচাজো। (মিৰা নগ'

মিন জে নেমকায় মিচা ওকায় কাথা আং ফাম

(মিন যে ভাল ছোৱালী সেই কথা মই জানি

মিন জি নেমকায় মিচা ওকায় কাথা আং ফামান

(মিন যে ভাল ছোৱালী সেই কথা মই নাজানি

পাদটীকা :

১। লীলাৰতী শইকীয়া বৰা. অসমীয়া ভাষাৰ ৰূপতত্ত্ব. ১

২। গোলক চন্দ্ৰ গোস্বামী. অসমীয়া ব্যাকবণিৰ প্ৰৱেশ. ৩২০

৩। পৰ্বোক্ত. পঃ ৩২৬

৪। পর্বত্তি, পঃ ৩২৭

৫। উপেন্দ্রনাথ গোস্বামী, অসমীয়া ভাষার ব্যাকরণ, ১২৬
